

## শোভাযাত্ৰাত নিহতজনৰ কবিতা

এই জুইকুৰা ময়েই জ্বলানোঁ ।

জানো আই, এই জুইৰ পোহৰত  
তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত  
হৈ উঠিব  
পৃথিৱীৰ অপৰূপ ৰূপ ।

সেয়ে, জুইকুৰা ময়েই জ্বলানোঁ ।

দিনৰ পিছত দিন ৰাতিৰ শেহত  
দোকমোকালিৰ কোমল বতাহেৰে

মোক নিচুকাই কি ৰং পোতা  
মই নেজানো আই । নিচুৰ কমাৰে  
মাথোঁ মোক নেহানিবা । তোমাৰ বাবে  
আই, বহুবাৰ প্ৰিয়জনৰ বুকুৰ তেজ দিলোঁ;  
এইবাৰ মোৰ মন্ত্ৰপুত শৰীৰ ।

জন্মৰ অণ পৰিশোধ কৰাৰ আনন্দত  
মই যে আজি অধীৰ  
সেয়ে, জুইকুৰা ময়েই ছলালোঁ ।